












মাছৰ পেলনীয়া অংশৰ দ্বাৰা কেনেকৈ প্ৰাকৃতিক সাৰ প্ৰস্তুত কৰিব

<p>১. মাছৰ পেলনীয়া কাঁইট, মূৰ, হাড় আদি এটা ডাঙৰ ঢাকনি থকা পাত্ৰত সংগ্ৰহ কৰক।</p>	
<p>২. তাৰ লগত সম পৰিমাণৰ গুড় যোগ কৰক।</p>	
<p>৩. পাত্ৰৰ ঢাকন মাৰি ২/৩ দিনৰ বাবে ৰাখি থওঁক।</p>	
<p>৪. পাছত তাৰ পৰা জুলীয়া ভাগ চেকি লওঁক, এই জুলীয়াৰ ১ অংশৰ লগত ১০০০ ভাগ পানী মিহলাই লওক।</p> <p>বি.দ্র. পঁচা মাছৰ অংশখিনি পচন সাৰৰ ভেটিৰ তলত ব্যৱহাৰ কৰিব পাৰে।</p>	
<p>৫. এই জুলীয়াখিনি পচন সাৰৰ ভেটিত, শস্যৰ পাতত বা মাটিত প্ৰয়োগ কৰিব পাৰে।</p>	






Thanks to Gil Caradang and the Korean Natural Farming Association for this idea.
Distributed by Adarsh Seuj Prakalpa, Community Demonstration Garden, Digboi, Assam
Mobile: 94354 22195

উদ্ভিদৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব পৰা এক প্ৰাকৃতিক সমাধান সূত্ৰ

<p>১. এটা পাত্ৰত সিজোৱা ভাত ভৰাই লওঁক (পাত্ৰটো কাঠ বা কাচৰ হব লাগে)।</p>	
<p>২. পাত্ৰৰ মূখখনত কাগজেৰে ঢাকি বান্ধি পেলাওক, এটা গাঁতত পাত্ৰটো ৰাখি গছৰ পাততেৰে ঢাকি দিয়ক।</p>	
<p>৩. তাৰ ওপৰত এখন প্লাষ্টিকৰ কাপোৰেৰে ঢাকি দিয়ক, যাতে বৰষুণৰ পানী আৰু জীৱ জন্তুৱে অনিষ্ট কৰিব নোৱাৰে। এই দৰে গৰম ঠাইত দুই দিন আৰু ঠাণ্ডা ঠাইত ১০ দিনৰ বাবে ৰাখি থওক।</p>	<div style="display: flex; justify-content: space-around;">   </div> <p>ভাতখিনিৰ ওপৰত পাতল কাৰা ভেঁকুৰৰ চামনি পৰা দেখা যাব আৰু সেমেকি থাকিব।</p>
<p>৪. অন্য এটা পাত্ৰত প্ৰথমে লোৱা ভাতৰ ১/৩ অংশ পৰিমাণৰ গুড়ৰ লগত ভাতখিনি মিহলি কৰি পুনৰ কাগজেৰে মূখখন ঢাকি বচীৰে বান্ধি এক সপ্তাহৰ বাবে ৰাখি থওক।</p>	
<p>৫. এই মিশ্ৰৰ এক ভাগ আধা লিটাৰ পানীৰ লগত মিহলি কৰি পচন সাৰ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰক। এনে কৰিলে পচন সাৰত কিম্বন প্ৰক্ৰিয়া সোনকালে সংঘটিত হয় আৰু উপকাৰী অনুজীৱৰ সংখ্যা বাঢ়ে। (উপৰোক্ত মিশ্ৰণখিনি বেছি দিনৰ বাবে ৰাখিবলৈ হলে সম পৰিমাণৰ গুড় মিহলি কৰিব লাগিব)।</p>	






Thanks to Gil Caradang and the Korean Natural Farming Association for this idea.
Distributed by Adarsh Seuj Prakalpa, Community Demonstration Garden, Digboi, Assam
Mobile: 94354 22195

গছৰ শ্ৰীবৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিবপৰা এক প্ৰাকৃতিক সূত্ৰ

<p>১। দোকমোকালিতে উঠি কিছুমান থলুৱা সহজে ডাঙৰ হোৱা গছ সংগ্ৰহ কৰি লব লাগে।</p>	
<p>২। গছবোৰ ধুব নালাগে। গছপাতবোৰৰ লগত এক তৃতীয়াংশ গুড় মিহলাব লাগে।</p>	
<p>৩। মিশ্ৰণখিনি এটা পাত্ৰত ভৰাব লাগে। প্ৰথম দিনৰ বাবে কোনো এক ওজন যুক্ত বস্তুৰে মিশ্ৰণখিনিৰ ভৰ এক তৃতীয়াংশ কমাই লব লাগে।</p>	
<p>৪। পাত্ৰটো এখন কাগজ বা কাপোৰে বান্ধি ৫-৭ দিন ৰাখিব লাগে।</p>	
<p>৫। পাত্ৰটোৰ তলত লাহে লাহে জুলীয়া পদাৰ্থ জমা হবলৈ আৰম্ভ কৰিব। উক্ত তৰল পদাৰ্থ খিনি সংগ্ৰহ কৰি ৫০০ ভাগ পানীৰ লগত মিহলাই পাতত নাইবা পচন সাৰত স্প্ৰে কৰিব লাগে। প্ৰস্তুতকৰনৰ দুদিনৰ পাছলৈকে ইয়াৰ কাৰ্য্যকাৰীতা আটাইতকৈ বেছি হৈ থাকে। অৱশিষ্ট গছ-পাতবোৰ পাছত পচন সাৰত ব্যৱহাৰ কৰিব পাৰি।</p>	






Thanks to Gil Caradang and the Korean Natural Farming Association for this idea.
Distributed by Adarsh Seuj Prakalpa, Community Demonstration Garden, Digboi, Assam
Mobile: 94354 22195

থলুৱা উপকাৰী অনুজীৱ কেনেদৰে আহৰন কৰিব পাৰি

<p>১। এটা কাঁচ বা কাঠৰ পাত্ৰত অলপমান সিজোৱা ভাত ভৰাই কাগজ এখনেৰে মুখখন ঢাকি এডাল বচিৰে ভালকৈ বান্ধি লব লাগে।</p>	
<p>২। পাত্ৰটো চপাই অনা শস্যৰ পথাৰৰ মাজত তলমূৱাকৈ ৰাখিব লাগে।</p>	
<p>৩। ভাতখিনি নিগনি, বৰষুণ আদিৰ পৰা বচাই ৰাখিবলৈ পলিথিন আদিৰে ঢাকি ৰাখিব লাগে। পাত্ৰটো সাধাৰণতে গৰম ঠাইত ১০ দিনৰ বাবে আৰু ঠাণ্ডা ঠাইত ২ দিনৰ বাবে ৰাখিব লাগে।</p>	
<p>৪। ভাতখিনি এটা পাত্ৰত ভৰাই এক তৃতীয়াংশ গুড় মিহলাই পুনৰ আগৰ পাত্ৰটোৰ দৰে বন্ধকৰে মুখখন ঢাকি বচিৰে মেৰিয়াই এসপ্তাহৰ বাবে ৰাখিব লাগে।</p>	
<p>৫। এসপ্তাহৰ পাছত মিশ্ৰণখিনি উলিয়াই প্ৰায় পাঁচশ গুণ পানীৰ লগত মিহলাব লাগে আৰু পাছত চেকণীৰে চেকী স্প্ৰে কৰিব পাৰি। এনেধৰনৰ মিশ্ৰণ পচন সাৰৰ দ'মত ব্যৱহাৰ কৰিলে জৈৱ দ্ৰব্য সমূহ সোনকালে পচন হোৱাত আৰু উপকাৰী ক্ষুদ্ৰ অনুজীৱ বোৰৰ বংশ বৃদ্ধিত সহায় কৰে।</p> <p>স্প্ৰে-ৰ অৱশিষ্ট অংশখিনি সংৰক্ষণ কৰিবলৈ হলে মিশ্ৰণখিনিত সমপৰিমাণৰ গুড় মিহলাই ৰাখিব লাগে।</p>	

Thanks to Gil Caradang and the Korean Natural Farming Association for this idea.
Distributed by Adarsh Seuj Prakalpa, Community Demonstration Garden, Digboi, Assam
Mobile: 94354 22195

উদ্ভিদৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব পৰা এক প্ৰাকৃতিক সমাধান সূত্ৰ

<p>১। অলপ পৰিমাণৰ চাউলখোৱা পানী সংগ্ৰহ কৰিব লাগে।</p>	
<p>২। পানীখিনি এটা গভীৰ পাত্ৰত ভৰাই ৫-৭ দিনৰ বাবে ছাঁ ঠাইত ৰাখিব লাগে।</p>	
<p>৩। উক্ত পানীৰ ১ গুণৰ লগত ১০ গুণ গাখীৰ মিহলাই পুনৰ ৫-৭ দিন ৰাখিব লাগে।</p>	
<p>৪। ওপৰত চামনি বান্ধিবলৈ ধৰা গাখীৰৰ চৰ্বী আৰু প্ৰ'টিন অংশ উলিয়াই পেলাই দি হালধীয়া তৰল অংশ লব লাগে।</p>	
<p>৫। এক ভাগ হালধীয়া তৰল অংশ ২০ ভাগ পানীৰ লগত মিহলাই পাতত, মাটিত নাইবা পচন সাৰত স্প্ৰে কৰিব পাৰি। সমপৰিমাণৰ গুৰ মিশ্ৰন কৰি অৱশিষ্ট মিশ্ৰনখিনি কিছুদিন ৰাখিব পাৰি।</p>	

Thanks to Gil Caradang and the Korean Natural Farming Association for this idea.

এই পুস্তিকা খনৰ অনুবাদ, সম্পাদনা আৰু প্ৰকাশন

ফাৰটাইল গ্ৰাউণ্ড:
ভেনকভাৰ আইলেণ্ড, বিট্ৰিচ কলম্বিয়া, কানাডা
fertile_ground2003@yahoo.com

আৰু আদৰ্শ সেউজ প্ৰকল্প, মুলীয়াবাৰী, ডিগবৈ অসম
03751 269880
fertilegroundpompy@yahoo.co.in

এই পুস্তিকা খনৰ অনুবাদ, সম্পাদনা আৰু প্ৰকাশন

অধিক জানিবৰ বাবে আমাৰ ওৱেবচাইট চাওক www.fertile-ground.org